

SII contributes most to vax drive as others lag

GEETA NAIR
Pune, October 18

THE COUNTRY IS all set to reach the 100-crore vaccination mark in the next couple of days. A majority of these vaccines have been supplied by Serum Institute of India (SII). As on Monday morning, the country had administered 98.55 crore doses of the Covid-19 vaccine. On Monday, 83.30 lakh doses were administered till 7.15 pm. Nearly 88% of doses administered so far has been SII's Covishield vaccine. Apart from supplying to the Indian market, SII had also exported 6.7 crore vaccines taking the total Covishield vaccines administered to 93.39 crore. Vaccination has been the most important tool against the pandemic. Nearly 75% of the adult population has received their first dose while around 30% have received both doses and is fully vaccinated. More

than 10.72 crore vaccine doses are still available with the states and union territories. SII has delivered more than what it had committed and helped the government keep the vaccination drive on track. From an estimated 50 crore doses expected from SII between August and December, the company would end up delivering more than double of this to the country. As the country reaches the 100 crore vaccination mark, SII would also be crossing the 100 crore production mark at its Pune vaccine manufacturing facility. In May 2021, member Niti Aayog, VK Paul had said between August and December the country would get 21.6 crore doses, of which SII's contribution would be 75 crore Covishield doses, Bharat Biotech would make 55 crore doses of Covaxin and Russian Sputnik vaccine would make available 15.6 crore vaccine

doses. But these targets were scaled down by June end and as per the government's affidavit in the Supreme Court, SII was to produce 50 crore doses of Covishield, Bharat Biotech was to produce 40 crore doses of Covaxin and 10 crore doses by Sputnik. Only SII has managed to exceed these numbers. As on Sunday, SII had already delivered 86.69 crore vaccines which was 36.69 crore more doses than committed. Bharat Biotech has delivered 11.28 crore doses of Covaxin compared to the 40 crore expected from them. Russia's Sputnik has made a minor contribution of 44.88 lakh vaccines as against 10 crore doses planned from the Russian vaccine maker as rise in Covid cases in Russia had affected supplies.

WHO's technical advisory group to meet on Oct 26 to consider Covaxin

FE BUREAU
Pune, October 18

THE TECHNICAL ADVISORY Group will meet on October 26 to consider the World Health Organization (WHO) Emergency Use Licensing for Bharat Biotech's Covaxin. "WHO has been working closely with Bharat Biotech to complete the dossier. "Our goal is to have a broad portfolio of vaccines approved for emergency use and to expand access to populations everywhere," Soumya Swaminathan, WHO chief scientist tweeted. The EUL process is carried out by WHO and the Technical Advisory Group of independent experts who determine if the vaccine is quality-assure, safe and effective.

According to the WHO, Bharat Biotech had been submitting data to WHO on a rolling basis and also submitted additional information at WHO's request on September 27. Experts at WHO are reviewing this information and if the company addresses all questions, the WHO assessment would be finalised. The Emergency Use Licensing by WHO is required to export the Covid-19 vaccines to low and middle income countries. On Monday, WHO said that it was aware that people were waiting for its recommendation for Bharat Biotech's Covaxin, but it could not cut corners and had to evaluate its safety and effectiveness before a emergency use listing.

Setting new records, Indian start-ups raise over \$10 bn in Q3CY21: PwC

FE BUREAU
Bengaluru, October 18

INDIAN START-UPS HAVE set new funding records in Q3 of CY21, with investments crossing the \$10 billion mark during the quarter, consultancy firm PwC India said in a report on Monday. Indian tech start-ups raised a quantum of \$10.9 billion in capital during the third quarter (Q3CY21) across 347 deals, which is approximately a two-fold rise compared to the same period last year. PwC India report titled, "Startup Perspectives — Q3 CY21" also pointed out that funding activity had heightened across all start-up verticals sectors, both in terms of value as well as volume.

Approximately 84% of the funding activity was driven by growth and late-stage deals. However, these represented approximately 39% of the total deal activity (count terms). Around 61% of the total deal activity consisted of early-stage funding (seed, pre-series, angel) rounds amounting to \$1.6 billion with an average ticket size per round of \$4 million, according to the PwC report. Start-ups in pre-IPO stages such as Ola, Droom, and Pine Labs have also raised around \$880 million in capital in CY21. However, fintech, edtech and SaaS remained the top-most funded sectors in CY21, together accounting for approximately 47% of the total funding activity. The fintech sector saw a

four-fold increase in funds raised in the first three quarters of CY21 when compared to the first three quarters of CY20. Around six fintech companies including BharatPe, OfBusiness, Zeta, Groww, CRED, and Digit Insurance attained unicorn status in the same year. In the first three quarters of 2021, fintech startups raised a total of \$4.6 billion, a three-fold increase from \$1.6 billion in 2020. Investment worth \$2.5 billion across 53 deals were recorded in Q3CY21 across various stages of investment. Fintech startups in the insurance, wealth management and neobanks segment particularly saw renewed interest from investors this year.

BAJAJ HOLDINGS & INVESTMENT LIMITED

CIN: L65100PN1945PLC004656
Regd. Office: Mumbai - Pune Road, Akurdi, Pune 411 035 | Tel: 020 3018 6167
Email ID: investors@bhil.in | Website: www.bhil.in

NOTICE OF POSTAL BALLOT

NOTICE IS HEREBY given, in accordance with Sections 110 and 108 of the Companies Act, 2013 (the 'Act') read with Rules 22 and 20 of the Companies (Management and Administration) Rules, 2014 ('Rules'), including any amendment(s) thereof, Secretarial Standards 2, Regulation 44 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015, as amended ('Listing Regulations'), MCA General Circular Nos. 14/2020 dated 8 April 2020, 17/2020 dated 13 April 2020, 22/2020 dated 15 June 2020, 33/2020 dated 28 September 2020, 39/2020 dated 31 December 2020 and 10/2021 dated 23 June 2021 and SEBI circulars SEBI/HO/CFD/CMD1/CIR/P/2020/79 dated 12 May 2020 and SEBI/HO/CFD/CMD2/CIR/P/2021/11 dated 15 January 2021 (collectively referred to as 'Circulars') for seeking approval of the Members of Bajaj Holdings & Investment Limited (the 'Company') by way of Requisite Resolutions for the following Special Business set out hereunder, through Postal Ballot by remote e-voting process.

Item No.	Particulars	Resolutions
1	Appointment of Dr. Arindam Kumar Bhattacharya as an independent director for a term of five consecutive years w.e.f. 17 September 2021	Ordinary
2	Appointment of Statutory Auditors (M/s. Kalyaniwalla & Mistry LLP) and payment of remuneration to them for the financial year ending 31 March 2022	Ordinary

In terms of the aforesaid Circulars, the Company has e-mailed the Postal Ballot Notice alongwith Explanatory Statement thereof on 18 October 2021, to the Members of the Company holding shares as on 8 October 2021 ('Cut-off date') who have registered their email addresses with the Company/Depository/Depository Participants. Voting rights shall be reckoned on the paid-up value of equity shares registered in the name of Members as on the cut-off date. A person who is not a Member on the cut-off date to treat this notice for information purposes only.

In accordance with the aforesaid Circulars, hard copy of the Postal Ballot Notice alongwith postal ballot forms and pre-paid business reply envelope will not be sent to the Members. The communication of the assent or dissent of the Members would take place through the remote e-voting system only.

The Company has engaged the services of KFin Technologies Private Limited, for providing e-voting facility to all its Members.

The Notice of Postal Ballot can be downloaded from the Company's website at <http://www.bhil.in/inv/miscellaneous.html> or from the website of KFin Technologies Private Limited (KFin), at <https://evoting.kfintech.com/> The Notice is also displayed on the website of National Stock Exchange of India Limited (www.nseindia.com) and BSE Limited (www.bseindia.com), where the shares of the Company are listed.

The process for temporary registration of email address:

Members who have not registered their email addresses and mobile numbers, are requested to register/update the same with the Company's Registrar and Share Transfer Agent, KFin Technologies Private Limited (hereinafter referred to as 'KFin') on its website: <https://ris.kfintech.com/clientservices/postalballot/registration.aspx>

It is clarified that for permanent registration of email address, Members are requested to register their email address in respect of electronic holdings with their concerned depository participant and in respect of physical holdings with KFin.

Those Members who have already registered their email addresses are requested to keep their email address validated with their Depository Participants/KFin to enable servicing of notices/documents/Annual Reports electronically.

If any Member who has registered their email address and not received Postal Ballot Notice, User-Id and password for remote e-voting, such Member may write to einward.ris@kfintech.com or investors@bhil.in from their registered email address to receive the same.

Key Details regarding the Postal ballot/E-voting:

Sr. No.	Particulars	Details
1	Cut-off date for eligibility for e-voting	Friday, 8 October 2021
2	E-voting period	• Starts on Tuesday, 19 October 2021, 9.00 a.m. (IST) • Ends on Wednesday, 17 November 2021, 5.00 p.m. (IST) Voting shall not be allowed beyond the aforesaid date and time
3	Process for e-voting	To understand the process of e-voting, Members are requested to go through notes to Postal Ballot Notice
4	Link for members for temporary registration of email IDs	https://ris.kfintech.com/clientservices/postalballot/registration.aspx
5	Last date for publishing results of the e-voting	Results of the voting will be declared by placing the same along with the Scrutiniser's report on the Company's website viz., http://www.bhil.in/inv/miscellaneous.html as well as on the website of KFin viz., https://evoting.kfintech.com/ and will also be communicated to the stock exchanges, within two working days from last date of voting, i.e., on or before Monday, 22 November 2021 and the outcome will be made available at the registered office as well as at the corporate office of the Company.
6	Scrutiniser Details	Shri Shyamprasad D Limaye, Practising Company Secretary (FCS No. 1587, CP No. 572)
7	In case of any grievances or queries, contact	From KFin: Mr. Mohd. Mohsin Uddin Senior Manager KFin Technologies Private Limited, Email ID: mohsin.mohd@kfintech.com / einward.ris@kfintech.com Tel: 040 67161562 Toll Free No.: 1800 309 4001 From Company: Sriram Subbramaniam Company Secretary Bajaj Holdings & Investment Limited, Email ID: ssubbramaniam@bhil.in / investors@bhil.in Tel: 020 30186167

For Bajaj Holdings & Investment Limited

Place: Pune

Date: 18 October 2021

Sriram Subbramaniam
Company Secretary

BAJAJ FINSERV LIMITED

NOTICE OF POSTAL BALLOT

NOTICE IS HEREBY GIVEN THAT, in accordance with the provision of Sections 110 and 108 of the Companies Act, 2013 (the 'Act') read with Rules 22 and 20 of the Companies (Management and Administration) Rules, 2014 (the 'Rules'), including any amendment(s) thereof, Secretarial Standards 2, Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, as amended (the 'SEBI Listing Regulations'), MCA General Circular Nos. 14/2020 dated 8 April 2020, 17/2020 dated 13 April 2020, 22/2020 dated 15 June 2020, 33/2020 dated 28 September 2020, 39/2020 dated 31 December 2020 and 10/2021 dated 23 June 2021 (collectively referred to as 'MCA Circulars') for seeking approval of the Members of Bajaj Finserv Limited (the 'Company') by way of Resolution for the Special Business item set out hereunder, through Postal Ballot by remote electronic voting ('e-voting') process:

Item No.	Particulars	Resolution
1	Appointment of M/s. Khimji Kunverji & Co. LLP, Chartered Accountants, (Firm Registration Number: 105146W/W100621) as the Statutory Auditors to fill casual vacancy caused by resignation of M/s. S R B & Co. LLP, Chartered Accountants	Ordinary

In terms of the aforesaid Circulars, the Company has e-mailed the Postal Ballot Notice alongwith Explanatory Statement thereof on 18 October 2021, to the Members of the Company holding shares as on 8 October 2021 ('Cut-off date') who have registered their email addresses with the Depository Participant(s) / Depositories / Registrar and Share Transfer Agent of the Company viz., KFin Technologies Private Limited ('KFin'). Voting rights shall be reckoned on the paid-up value of equity shares registered in the name of Members as on the Cut-off date. A person who is not a Member on the Cut-off date to treat this Notice for information purposes only.

In accordance with the aforesaid Circulars, hard copy of the Postal Ballot Notice alongwith postal ballot forms and pre-paid business reply envelope will not be sent to the Members. The communication of the assent or dissent of the Members would take place through the remote e-voting system only.

The Company has engaged the services of KFin for providing e-voting facility to all its Members.

The Notice of Postal Ballot can be downloaded from the Company's website at <https://www.bajajfinserv.in/finserv-shareholder-download> or from the website of KFin at <https://evoting.kfintech.com/> The Notice is also displayed on the website of National Stock Exchange of India Limited (www.nseindia.com) and BSE Limited (www.bseindia.com), where the shares of the Company are listed.

The process for temporary registration of email address:

Members who have not registered their email addresses and mobile numbers, are requested to register/update the same with KFin on its website: <https://ris.kfintech.com/clientservices/postalballot/registration.aspx>

It is clarified that for permanent registration of email addresses, Members are requested to register their email addresses in respect of electronic holdings with their concerned depository participant and in respect of physical holdings with KFin.

Those Members who have already registered their email addresses are requested to keep their email address updated with their Depository Participants/KFin to enable servicing of notices/documents/Annual Reports electronically.

If any Member who has registered their email address and not received Postal Ballot Notice, User-Id and password for remote e-voting, such Member may write to einward.ris@kfintech.com or investors@bajajfinserv.in from their registered email address to receive the same.

Key details regarding the Postal Ballot/E-voting:

Sr. No.	Particulars	Details
1	Cut-off date for eligibility for e-voting	Friday, 8 October 2021
2	E-voting period	• Starts on Tuesday, 19 October 2021, 9.00 a.m. (IST) • Ends on Wednesday, 17 November 2021, 5.00 p.m. (IST) Voting shall not be allowed beyond the aforesaid date and time
3	Process for e-voting	To understand the process of e-voting, Members are requested to go through notes to Postal Ballot Notice
4	Link for members for temporary registration of email IDs	https://ris.kfintech.com/clientservices/postalballot/registration.aspx
5	Last date for publishing result of the e-voting	Result of the voting will be declared by placing the same along with the Scrutiniser's report on the Company's website viz., https://www.bajajfinserv.in/finserv-shareholder-download as well as on the website of KFin viz., https://evoting.kfintech.com/ and will also be communicated to the stock exchanges, within two working days from the last date of voting, i.e., on or before Monday, 22 November 2021 and the outcome will be made available at the registered office as well as at the corporate office of the Company.
6	Scrutiniser Details	Shri Shyamprasad D Limaye, Practising Company Secretary (FCS No. 1587, CP No. 572)
7	In case of any grievances or queries, contact	From KFin: Mr. Mohd. Mohsin Uddin Senior Manager KFin Technologies Private Limited, Email ID: mohsin.mohd@kfintech.com / einward.ris@kfintech.com Toll Free No.: 1800 309 4001 From Company: Ms. Uma Shende Company Secretary Bajaj Finserv Limited, Email ID: uma.shende@bajajfinserv.in / investors@bajajfinserv.in Tel: 020 71576064

For Bajaj Finserv Limited

Place: Pune

Date: 18 October 2021

Uma Shende
Company Secretary

CIN: L65923PN2007PLC130075
Regd. Office: Bajaj Auto Limited Complex, Mumbai - Pune Road, Pune - 411 035
Tel: 020 7157 6064 Email ID: investors@bajajfinserv.in
Website: <https://www.bajajfinserv.in/corporate-bajaj-finserv>

‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰঞ্জিত দত্তৰ



দৈনন্দিন বাৰ্তাৰ সেৱা, বিহালী, ১৮ অক্টোবৰ ৪ সোমবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই পূৰ্ব

বিহালী সমবায় সমিতি প্ৰাংগণত আয়োজন কৰা ‘অন্ন মহোৎসৱ’ৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভাক লৈ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ

পূৰণা সমিতিখনকে বাহাল ৰখাৰ চেষ্টা, ভংগ নহ’ল শতবৰ্ষ উদযাপন সমিতি

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ১৮ অক্টোবৰ ৪শতবৰ্ষ গৰকা এতিহাসমণ্ডিত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈছে। অহা ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা। উক্ত দিনাই আগন্তুক তিনি বছৰৰ বাবে নতুন সমিতিখন গঠন হ’ব। ক্ৰীড়া সন্থাখনৰ সভাপতি ডাঃ দেৱজিৎ দত্ত আৰু সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া নেতৃত্বাধীন বৰ্তমানৰ সমিতিখনে কেতবোৰ গ্ৰহণযোগ্য কাম কৰিছে যদিও আন কেতবোৰ দিশত বিবাদত সন্মোহৰ খাই পৰাৰ অভিযোগ আছে। প্ৰাপ্ত কেন্দ্ৰীয় পুঞ্জিৰে বৈৰাগীমঠস্থিত মুকলীধৰ জালান আউটচ’ব ষ্টেডিয়ামৰ আন্তঃগাঁৱনি উন্নয়নৰ কামো সম্পূৰ্ণ কৰি তুলিছে। অৱশ্যে কেন্দ্ৰীয় পুঞ্জিৰে আউটচ’ব ষ্টেডিয়ামৰ গেলেৰীৰ কাম সম্পূৰ্ণ নহ’ল। এয়া বৰ্তমান সমিতিখনৰ কামৰ কিছু খতিয়ান। ইফালে জিলা ক্ৰীড়া সন্থাখনত কেইগৰাকীমানৰ ক্ষমতাসৰ্বশ্ৰেষ্ঠ নীতিক লৈ অভ্যন্তৰত বিবাদৰ সৃষ্টি নোহোৱাও বহু। প্ৰাপ্ত অভিযোগ মতে এক প্ৰভাৱশালী চক্ৰই পুৰণা সমিতিখনকে বাহাল ৰখাৰ স্বৰ্থত ইতিমধ্যে লবীকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিছে। বিলাসী হোটেল, ৰিজৰ্টত ভোজ-ভাত খুৱাই প্ৰভাৱশালী চক্ৰটোৱে কুচক্ৰাজ আৰম্ভ কৰি দিছে। এইক্ষেত্ৰত একগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ আত্মীয় তথা সন্থাৰ বিষয়ববীয়াই সভাপতি-সম্পাদকক সৰু সো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱা পৰিৱৰ্দ্ধিত হৈছে। উল্লেখযোগ্য যে ইতিমধ্যে আয়োজন কৰা শতবৰ্ষ উদযাপন সমিতি ভংগ নকৰাকৈ তথা শতবৰ্ষ

উদযাপনৰ হিচাপ-নিকাচৰ অনুমোদন নোলোৱাকৈ সমস্ত বিষয়বস্তু বাৰ্ষিক সভাখনলৈ তৈলি প্ৰভাৱশালী চক্ৰটোৱে নিজৰ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ হিচাপ-নিকাচ একপ্ৰকাৰ বলপূৰ্বকভাৱে ‘পাছ’ কৰি নিয়াৰ চেষ্টা চলাইছে। অহা ২৪ অক্টোবৰত অনুষ্ঠিত হ’বগীয়া ক্ৰীড়া সন্থাখনৰ বাৰ্ষিক সাধাৰণ সভাখন তথা নতুন সমিতিখন অসম অলিম্পিক সন্থাৰ পৰ্যবেক্ষণত অনুষ্ঠিত হ’ব। সেয়ে বৰ্তমানৰ সমিতিখনে নিজে গঠন কৰি দিয়া শতবৰ্ষ উদযাপন সমিতিখন ভংগ কৰি লাভালাভৰ ধন ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বেংক একাউন্টলৈ হস্তান্তৰ নকৰাকৈ কেনেদৰে নতুন সমিতিখনৰ কাৰণে খৰচৰ কৰিছে সেয়া বিচাৰ্য বিষয় হৈ পৰিছে। এইক্ষেত্ৰত অসম অলিম্পিক সন্থাই কি ভূমিকা লয় সেয়া লক্ষ্যীয় হ’ব। প্ৰাপ্ত খবৰ মতে, শতবৰ্ষক লৈ উদযাপন কৰা উপহাৰ কুপন খেলৰ ধন ধৰ্ম হিচাপ-নিকাচ এতিয়াও ৰাজহুৱা হোৱা নাই। বহু ধন সন্থাৰ পুঞ্জিলৈ আহিবলৈ বাকী আছে। এইক্ষেত্ৰত ক্ৰীড়া সন্থাৰ দৰে পৰিৱ মঞ্চ এখন স্বচ্ছ হোৱাটো জৰুৰী। এইক্ষেত্ৰত সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৰাজহুৱাভাৱে জৰাৰদিহি হ’ব পাৰে। ডিব্ৰুগড় জিলাৰ একাধিক নময়া ক্ৰীড়া সংগঠকে নিজৰ বহুমূলীয়া সময় প্ৰদান কৰি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সুনাম কঢ়িয়াই আনিছিল। এনে শ্ৰেকপটত ক্ৰীড়া উত্তৰণৰ স্বাৰ্থত নিৰ্দিষ্ট দি ৰাজনৈতিক পৃষ্ঠপোষকতাৰ ধ্বংস দি এচামে এতিয়া ক্ষমতাকেন্দ্ৰিক নীতি অৱলম্বনেৰে সংবিধান উলংঘা কৰাৰ উপৰি সন্থাৰ গৰিমা স্ৰান কৰিবলৈকে হেঁচুপিৰ লাগিছে। যি কথা ভৱিষ্যতৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে অশনি সংকেত বুলিও ৰাজহুৱা চৰ্চা চলিছে।

গোৱালপাৰাত পাঁচদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, লক্ষীপুৰ, ১৮ অক্টোবৰ ৪ হিবিনাম-দেৱবাদ্য শখ্-ঘণ্টাৰে মুগ্ধিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজ হাতে পাতি থৈ যোৱা গোৱালপাৰাৰ বগুৱান কেঞেলীয়া হাটী সন্ম ৰূপে কাঁহ পৰি জীণ গ’ল । এই ঐতিহাসিক বগুৱান কেঞেলীয়া হাটী সন্মত যোৱা ১৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা পাঁচ দিনীয়া বৰ্ণাঢ়া কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৩ তম আৱিৰ্ভাৱ তিথি আৰু চল্লিশ সংখ্যক পালনাম গুৰুৎসৱৰ কালি সামৰণি পৰে । হয় বগুৱান । এটি ঐতিহাসিক নাম । গুৰুজনাই দি থৈ যোৱা নাম । শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে ব্ৰহ্মপুত্ৰ নৈৰে নাৱৰে গৈ থাকোচে বগুৱানৰ এই ঠাইতে গুৰুজনাই নাও ৰাখিছিল আৰু এই ঠাইতে এনিশা কটাইছিল গুৰুজনাই । অৱশ্যেযত গুৰুজনাই এই খুঁটি পোতা স্থানতে থান পাতি গুৰুভক্তি প্ৰজ্ঞান কৰে । এক মনোৰম দৃশ্যৰে আৱৰা এই ঠাইতে গুৰুজনাই দেখিছিল জাক জাক বগলী । এনে বগলী দেখিয়েই গুৰুজনাই এই ঠাইৰ নাম ৰাখিছিল বক্-গুৱান। এই বক্-গুৱানৰ পৰাই লাহে লাহে এই ঠাইৰ নাম হ’লগৈ বগুৱান । পৰিণত হয় বগুৱান এক পুণ্যভূমিলৈ । এই ঐতিহাসিক বগুৱান কেঞেলীয়া হাটী সন্মত গুৰুজনাৰ ৫৭৩ তম আৱিৰ্ভাৱ তিথি আৰু চল্লিশসংখ্যক পালনাম উপলক্ষে পাঁচদিনীয়া বৰ্ণাঢ়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় গুৰুজনাৰ জন্মজয়ন্তী । সমগ্ৰ বগুৱানকে ধৰি মুঠ দুইটা নামদলৰ হিবিনামেৰে ৰজনজনাই উঠে এই ঐতিহাসিক বগুৱান কেঞেলীয়া হাটী সন্ম । অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতি বৰৈতেই ভক্তপ্ৰাণ ৰাইজৰ সমাবেশ ঘটে যদিও এইবেলি কিন্তু কিছু কম দেখা গৈছে দুৰ্গাৰবচীয়া ভক্তপ্ৰাণ ৰাইজৰ ।

বাসুগাঁৱত দুৰ্গা পূজাৰ মাজতে বয়োজ্যেষ্ঠ দুখীয়া-নিছলা লোকৰ মাজত বস্ত্ৰ বিতৰণ



দৈনন্দিন বাৰ্তাৰ সেৱা, বাসুগাঁও, ১৮ অক্টোবৰ ৪ দুৰ্গা পূজাৰ যন্ত্ৰীৰ দিনা বয়োজ্যেষ্ঠ দুখীয়া-নিছলা লোকৰ মাজত বস্ত্ৰদান কৰা হয় । চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নেতাজী সুভাষ বিদ্যামিন্ধকেন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষৰ দুৰ্গা সমিতিয়ে অন্যান্য বছৰৰ দৰে এইবেলিও প্ৰয়াত অৰিনাশ মণ্ডলৰ সৌৱৰণত প্ৰায় অৰ্ধশতাধিক দুখীয়া লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয় । বস্ত্ৰ বিতৰণৰ মূল উদ্যোগ ক্ষুদ্ৰ ব্যৱসায়ী ৰামগোপাল মণ্ডল ওৰফে ৰামুৱে আঁত ধৰা অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকি বস্ত্ৰ বিতৰণ কৰে বাসুগাঁও নেতাজী সুভাষ বিদ্যামিন্ধকেন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক স্বপন কুমাৰ বিশ্বাস, সমাজকৰ্মী কৃষ্ণবল্লভ ভৌমিক, বাবুল ৰায়, সুনীল দত্ত ইত্যাদি বিশিষ্ট ব্যক্তিসকলে । অনুষ্ঠানটিত কোভিড যোদ্ধা চিকিৎসাকৰ্মী, সাংবাদিকসকলোকে ফুলাম গামোচাৰে উষ্ণ সন্ধৰনা জনোৱা হয় । প্ৰয়াত অৰিনাশ মণ্ডলৰ ভতিজা ৰামগোপাল মণ্ডলৰ এনে আদৰ্শনীয় কামক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে । ইফালে হেল্লিং-হেণ্ড নামৰ আগশাৰীৰ ফেছােসেৰী সংস্থাৰ উদ্যোগতো দুখীয়া-নিছলা ল’ৰা-ছোৱালীৰ মাজতো একেদিনাই ছাৰ্ট, পেণ্ট, ফ্ৰক আদি বিতৰণ কৰি মানৱীয় নিদৰ্শন দাঙি ধৰে।

বিলাসীপাৰাত চোৰাংকাঠৰ ৰমৰমীয়া ব্যৱসায় বিৰুদ্ধে তীব্ৰ অভিযান

দৈনন্দিন বাৰ্তাৰ সেৱা, ধুবুৰী, ১৮ অক্টোবৰ ৪ধুবুৰী জিলা ৰ নতুন বন বিষয়া হিচাপে দীপক ডেকা কাৰ্য্য ভাৰতৰ লোৱাৰ পিতা পৰাই চোৰাং কাঠৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে। যোৱা দুই দিনত দুটাকৈ চোৰাং কাঠৰ মেল জৰু কৰে ৰোখাখাতা আৰু শালকোচা আঞ্চলিক বন বিষয়া নেতৃত্বত চলে এই অভিযান। D.F.O দীপক ডেকা নেতৃত্বত চমোৱা অভিযানৰ মোহা এহাতত ২০ টাৰ অধিক চোৰাং কাঠৰ মেল জৰু কৰিবলৈ সক্ষম হৈছে । আজি বিলাসীপাৰাৰ শওনমাৰি চতুৰ্থ খণ্ড গাঁৱত গোপন সূত্ৰৰ ভিত্তিত চমোৱা যৌথ অভিযানত চোৰাং কাঠৰ মিল জৰু কৰে। অৱশ্যে বন বিভাগৰ উপস্থিতিত উমান পাই পলাই যায় চোৰাং কাঠৰ ব্যৱসায়ী সকল।

আইনৰ অধীনৰ হি তাধিকাৰী সকলক ৫ কিলো অতিৰিক্ত চাউলৰ সৈতে ১০ কিলো পৰিমাণৰ এটি উন্নতমানৰ মোনা প্ৰদান কৰা অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিধায়ক ৰঞ্জিত দত্তই। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰলিমাৰা গাঁও পঞ্চায়তৰ সভাপতি লাচিত বৰা, বটিয়ামাৰী গাঁও পঞ্চায়ত সভানেত্ৰী ফুলমাণি দাস, নিজ বিহালী জিলা পৰিষদৰ সদস্য দীপিকা চাকালকে ধৰি অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি। উল্লেখ্য যে ১২ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈকে ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানীয়ে এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিব লাগিব।



১৯ অক্টোবৰ, ২০২১ ■মঙলবাৰ ■ গুৱাহাটী ■ ১ কাতি, ১৯৪৩ শক

ৰামদিয়াৰ নৱবিবাহিতা কংকণা মজুমদাৰৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি উত্তাল প্ৰতিবাদেৰে কঁপালে হাজো আৰক্ষী থানাৰ চৌহদ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১৮ অক্টোবৰ ৪ ৰামদিয়াৰ উজানকুৰিৰ কংকণা মজুমদাৰ নামৰ নৱবিবাহিতা বোৱাৰীক স্বামীসহ স্বামীৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ নৱবিবাহিতাৰ পৰিয়ালৰ। হত্যাकाণ্ডৰ ন্যায়ক দীপেন দাসক গ্ৰেপ্তাৰৰ দাবীত আজি আত্মীয় আৰু ৰামদিয়াৰ

উজানকুৰিৰ প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাই উচিত শাস্তিৰ লগতে ন্যায় বিচাৰি হাজো আৰক্ষী থানা চৌহদত উত্তাল প্ৰতিবাদ জনায়। প্ৰতিবাদীসকলে হাতে হাতে প্লেকাৰ্ড লৈ কংকণা মজুমদাৰৰ হত্যাৰ ন্যায় দিয়ক, দেৱীৰ উচিত শাস্তি বিহক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ঘটনাৰ উচিত

ন্যায় বিচাৰি হাজো আৰক্ষী থানাৰ কাম চাপিছে আত্মীয় আৰু উজানকুৰিবাসী ৰাইজ। তদুপৰি ৰামদিয়াৰ উজানকুৰিৰ পুৰুষ-মহিলাই একমুখে উত্থাপন কৰিলে হত্যাकाণ্ডৰ ন্যায়ক দীপেন দাসক গ্ৰেপ্তাৰৰ দাবী। উল্লেখযোগ্য যে বৃহস্পতিবাৰে ডিমা হাছাওৰ ৰে’লৱে কোৰাট’ৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল নৱ-বিবাহিতা

কংকণা মজুমদাৰৰ মৃতদেহ। ৰামদিয়াৰ জীয়ৰী কংকণা মজুমদাৰে প্ৰায় ৭ মাহ আগত হাজো অভয়পুৰৰ ৰমেন দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। স্বামীৰ চাকৰি সূত্ৰে লামডিঙৰ ৰে’লৱে কোৰাট’ৰত স্বামীৰ সৈতে আছিল কংকণা মজুমদাৰ। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে হাজো অঞ্চলত।

বৰাকত অসমীয়া ভাষাৰ প্ৰতি অসন্মান

বাংলা ভাষাক অসমীয়াই দিয়া মান পৃথিৱীতে বিৰল ৪ ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱা

দৈনন্দিন বাৰ্তাৰ সেৱা, চেঙা, ১৮ অক্টোবৰ ৪ বৰাক উপত্যকাত অসমীয়া ভাষাক কেন্দ্ৰ কৰি চলি অহা বিদ্বেষক পুনৰ উদগুই দেওবাৰে সংঘটিত হ’ল এটা দুৰ্ভাগজনক ঘটনা। শিলচৰ ৰে’ল ষ্টেচনৰ সন্নীপত ৰাজ্য চৰকাৰৰ জল জীৱন মিছৰৰ এখন হৰ্ভিঙত থকা অসমীয়া ভাষাৰ বাক্য আৰু শব্দত ক’লা ৰং সানি অসমীয়াবিৰোধী ঋগ্গান দিয়ে বৰাক ডেমক্ৰেটিক যুথ ফ্ৰণ্ট নামৰ এটা সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকলে। ‘উগ্ৰ অসমীয়া জাতীয়তাবাদ নিপাত যাতোক’, ‘বৰাকত ভাষিক আগ্ৰাসন নাচলিব’ আদি ঋগ্গানেৰে অসমীয়া ভাষা আৰু জাতীয়তাবাদক তাছিল্লা কৰে সংগঠনটোৰ সদস্যসকলে। শিলচৰৰ এই ঘটনাক ‘নাগৰিকত্ব সংশোধনী আইনৰ বলৱৎকৰণৰ পাছৰ স্বভাৱগত প্ৰতিক্ৰিয়া’ আখ্যা দি তীব্ৰ নিন্দা কৰিছে বিশিষ্ট গবেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই। ডঃ বৰুৱাই কয় ৪ ‘ভাৰতৰ স্বাধীনতাৰ সময়তো অসমক লৈ বৰৰ টনা-আঁজোৰা চলিছিল। ছিলেট, ত্ৰিপুৰা, মণিপুৰ আৰু কাছাৰক লৈ এখন প্ৰদেশ গঠনৰ চেষ্টা চলাৰ সমান্তৰালভাৱে পশ্চিমবঙ্গৰ লগত কোচবিহাৰৰ উপৰি যথায়োপাৰ্য্যক চাৰ্মিল কৰাৰ প্ৰজ্ৰুতি চলিছিল। কেন্দ্ৰীয় মন্ত্ৰী কিতীশ নিয়োগী আৰু শ্যামপ্ৰসাদ মুখাৰ্জীয়ে তাৰ

তীব্ৰ বিৰোধিতা কৰি ই অসমৰ প্ৰতি চৰম বিশ্বাসঘাতকতা হ’ব বুলি বাঙালীসকলক ভৰ্ষনা কৰিছিল।’ অৱশ্যে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে পাহুলৈ বাঙালী আখিতাবাদী মানসিতাত প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি পুনৰ কয় ৪ ‘শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ১৯৫০ চনত নিজৰ স্থিতি সলনি কৰি ভাষাৰ প্ৰসঙ্গত অসমীয়া-বাঙালীৰ সংমিশ্ৰণেৰে বিকল্প ভাষা উদ্ভাৱন কৰি অসমত প্ৰচলনৰ প্ৰস্তাৱ দিছিল তেওঁ এইবুলি কৈ যে বাঙালীসকলৰ বাবেই অসমখন পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰিল।’ ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই কেইগৰাকীমান প্ৰতিক্ৰিয়াশীল বাঙালীকে ইয়াৰ বাবে গৰিহণা দি একো লাহ নাই বুলি উল্লেখ কৰি কয় ৪ ‘অসমত অসমীয়া মানুহৰে চৰকাৰ বাৰম্বাৰ হোৱাৰ পাছতো ৰাজ্যভাষা প্ৰয়োগ আইনখন হ’বলৈ সময় লাগিছিল ১৩ বছৰ। আনকি যোৱা ৬১ বছৰে অসমীয়া ভাষাটো এখন আইন থকাৰ পাছতো যথায়োপাৰ্য্যভাৱে প্ৰয়োগ হোৱা নাই।’ ডঃ বৰুৱাই বৰ্তমানৰ চৰকাৰক বিষয়টোত তাৎক্ষণিক আৰু কাৰ্যকৰী ব্যৱস্থা ল’বৰ বাবেও আহ্বান জনায়। তেওঁ পুনৰ কয় ৪ ‘সহযোগী ভাষা ৰূপে ৰাখি বাহোলা ভাষাক যি মান আৰু মৰ্যাদা অসমীয়াই দিছে, সেয়া ভাৰত কিয়, পৃথিৱীতে বিৰল।’

হাউলীৰ হালাপাকুৰীত স্বাস্থ্য সজাগতা সভা তথা প্ৰশিক্ষণ শিবিৰ সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, গৰেমৰাী, ১৮ অক্টোবৰ ৪ বেনিফিট ৰেলনেছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত বৰিবোৰে হাউলীৰ হালাপাকুৰী হাই মাত্ৰাছা প্ৰাঙ্গণত দিনৰ ১২ বজাত এজন স্বাস্থ্য সজাগতা সভা তথা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য সজাগতা সভা তথা প্ৰশিক্ষণ শিবিৰৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্জুল হকে। উক্ত প্ৰশিক্ষণ শিবিৰত বেনিফিট ৰেলনেছ প্ৰাইভেট লিমিটেডৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিষ্ঠাপক শিৰাজুল হক, ড° চৈয়দ ফাৰুক আহমেদ আৰু জেকেবুৰ ৰহমান উপস্থিত থাকি প্ৰতিস্থানটোৱে বেনিফিট দৰবৰ গুণগুণৰ ওপৰত বহলাই বক্তব্য দিয়াৰ লগতে কেনেকুৱা ধৰণৰ ৰোগৰ এইবিধ দৰৰ প্ৰয়োগ কৰি কিদৰে পৰিভ্ৰাণ পাব পাৰি তাৰ ওপৰত পৰামৰ্শমূলক বক্তব্যৰে

উপস্থিত ৰাইজক প্ৰশিক্ষণ দিয়ে। ৰাইজে উক্ত বেনিফিট দৰৰ সেৱন কৰিলে উচ্চ ৰক্তচাপ, চৰ্বিৰাজাতীয় সমস্যা, এলাজী, উশাহ-নিশাহৰ সমস্যা, হাৰ্টৰ সমস্যা আদি কৰি বিভিন্ন ৰোগৰ পৰা উপশম হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

উক্ত অনুষ্ঠানত ছাহদুল্লাহ আহমেদ, গৰেমৰাীস্থিত বানিয়াৰাপাৰা জনপ্ৰিয় কলেজৰ প্ৰবক্তা আহম্মদ আলী, গোসাইগাঁও হোমোৰ অধ্যক আব্দুল আজিজ আৰু ৰকিবুল ইছলামসহ ভালেসংখ্যক পুৰুষ-মহিলা উপস্থিত থাকে।

গ্ৰীণপেনেল

গ্ৰীণপেনেল ইণ্ডাষ্ট্ৰিয় লিমিটেড

পঞ্জীয়ন কাৰ্যালয় ৪ মাকুম ৰোড, তিনিচুকীয়া, অসম-৭৮৩ ১২৫

কৰ্পোৰেট কাৰ্যালয় ১'থাপাৰ হাউচ', হিটায় মহলা, ১৬৬, এছ. পি. হুগাৰী স্টেড, কলকাতা - ৭০০ ৫২৬

ফোন নং ০৩৩-৪০৮৪-০৬০০, ফেক্স নং (০৩৩) ২৪৬৪৪ ৫৫৫৫, চিটাইলনৈ ১ এফ

২০১০০৬৫৫২০১১ পিনকোড০১৩২৭২

ই-মেইল ৪ investor.relations@greenpanel.com, বেংকছাইল

www.greenpanel.com

জাননী

হিন্দিউৰিঙিত এও এগ্ৰেঞ্জ বৰ্ড অফ ইণ্ডিয়া (নিম্নি) অক্টোবৰ এও ডিঙক্ৰাৰ বিক্ৰাৰৰমেনে) বেংকলেন- ২০১৫ৰ বিসি-২৯, পটি উঠি বিসি-৪৭ অক্সৰি এই জাননীৰ জৰিয়ৰে অগণক ৰৰা হ'ল যে কোম্পানীৰ সদস্যক মণ্ডলীৰ এখন বৈধক অতিষ্ঠ হ'ব অহা ২৭ অক্টোবৰ ২০২১ তাৰিখ বধ্যৰো। এই বৈধকত কোম্পানীৰ ৩০ ছেপ্টেম্বৰ, ২০২১ ত সমাপ্ত হৈমাসিক আৰু ফৰাইয়া ঠিকালোনো আৰু কানটিকিটেটত জান অতিষ্ঠত বিটীয় ফলাফলসমূহৰ বিকোনো, অনুমোদনৰ লগতে বিথিত ৰৰা হ'ল।

ৰেৰি (প্ৰাইভিট) অফ ইন্ডাইডৰ ট্ৰেডিং) বেংকলেন-২০১৫ ৰ বৰ্ধনিত আৰু কোম্পানীৰ কোড অফ কণ্ডিঙ-বেংকলেন, মণ্ডলিৰ আৰু বিপৰ্ট ট্ৰেডিংৰ বাবে কোম্পানীৰ নিমণ্ডলৰ কেডেট, জ্ঞানদীৰ জৰিয়তে ফালে উদ্ভাৱ ৰৰা হ'ল যে ট্ৰেডিং উদ্ভাৱ সমূহ কোম্পানীৰ নিমণ্ডলৰ জৰিয়তে সোনোদন বাবে ৰৰা মণ্ডলিৰ নিৰ্মাণিত থাকি আৰু বেংকলেনৰ জন্মত সম্পৰ্কিতৰ বাবে ১ অক্টোবৰ, ২০২১ ৰ পৰা জ্ঞানদীৰ হৈমাসিক আৰু পুনৰ মূল্য কৰা হ'ব ২৯ অক্টোবৰ ২০২১ তাৰিখে, ওপৰত উদ্ভাৱ ৰৰা কোম্পানীৰ বিটীয় ফলাফলসমূহ ষ্টক এক্সেঞ্জত ২৭ অক্টোবৰ ২০২১ তাৰিখে দাখিল কৰাৰ ৪৮ ঘণ্টাৰ বিধিত।

ওপৰোক্ত জাননী উপলব্ধ থাকিল কোম্পানীৰ বেংকছাইল https://www.greenpanel.com/investor-udities আৰু লগতে উ পলক থাকিব ষ্টক এক্সেঞ্জৰ বেংকছাইল http://www.bseindia.com আৰু http://www.nseindia.com ৰ।

গ্ৰীণপেনেল ইণ্ডাষ্ট্ৰিয় লিমিটেডৰ ইং লগুপ প্ৰকাৰ কোম্পানী সচিব আৰু এডিটিং-ডিপেনেল

কৰ্পিৰ ১ অক্টোবৰ ১৯২০২১

ছুন ১ কলকাতা

GNRC

Quality • Value • Trust

ৰোগীৰ প্ৰশংসাপত্ৰ

আপোনাৰ অলপ সঁহাৰিয়ে আশ্ব্যক বহু দূৰ আঙুৱাই যোৱাত সহায় কৰে...

“

মোৰ দেউতাক ষ্ট্ৰোকৰ চিকিৎসাৰ বাবে শিলচৰৰ পৰা জিএনআৰচি চিচুপুৰলৈ প্ৰেৰণ কৰা হৈছিল। মগজুৰ অস্ত্ৰোপচাৰ ডাঃ নভনীল বৰুৱাই কৰিছিল, ধন্যবাদ ছাৰ। এতিয়া মোৰ দেউতা বহুত ভাল, তেওঁ স্বাভাৱিকভাৱে কথা পাতিব পাৰে। আমি চিকিৎসা আৰু সামগ্ৰিক সেৱাত সুখী। নাচিৎ যত্নত আনন্দিত, তেওঁলোক তেওঁলোকৰ কামত সমপিত, সকলো নাহিলে বিশেষ ধন্যবাদ। চিকিৎসাৰ ব্যয় যথেষ্ট সুলভ আছিল। 24 ঘণ্টা বিনামূলীয়া জৰুৰীকালীন চিকিৎসাৰ বিষয়ে শুনিছো, সকলোকে জনায়।

”

মঃ নজবুল হক মজুমদাৰ